



দৈনিক বাতৰি ০৬/১১/২৩

১. বলবৎকাৰী সঞ্চালকৰ অনুৰোধত চৰকাৰে ব্লক কৰিলে মহাদেৱ এপ, আন ২১টা অবৈধ পণ প্লেটফৰ্ম(1. Government blocks Mahadev app, 21 other illegal betting platforms on Enforcement Director request)

- **প্ৰসংগ**-এনফৰ্চমেণ্ট/বলবৎকাৰী সঞ্চালকালয়ৰ অনুৰোধত কেন্দ্ৰই মহাদেৱ এপ আৰু ৰেডিয়ান্সাপ্ৰেট্টাপ্ৰ'কে ধৰি ২২টা অবৈধ পণ প্লেটফৰ্মৰ বিৰুদ্ধে ব্লক অৰ্ডাৰ জাৰি কৰিছে।

•অনলাইন জুৱা কি?

- ✓ অনলাইন জুৱাত ইণ্টাৰনেটৰ জৰিয়তে জুৱাৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰি খেল আৰু অনুষ্ঠানত বাজি বা বাজি ৰাখি ধন বা পুৰস্কাৰ লাভ কৰাটো জড়িত হৈ থাকে।
- ✓ ইয়াক বিভিন্ন ডিভাইচত খেলিব পাৰি আৰু ইয়াত নগদ ধনৰ পৰিৱৰ্তে ভাৰ্চুৱেল চিপ বা ডিজিটেল মুদ্ৰা জড়িত হৈ থাকে।

•অনলাইন গেমিং আৰু জুৱাৰ মাজত পাৰ্থক্য কি?

- ✓ আইনৰ অধীনত গেমিং আৰু জুৱাৰ মাজত পাৰ্থক্য নিৰ্ভৰ কৰে ইয়াৰ লগত জড়িত দক্ষতাৰ উপাদানৰ ওপৰত। যদি কোনো অনলাইন কামত দক্ষতাৰ প্ৰয়োজন নহয়, তেন্তে ইয়াক গেমিংতকৈ জুৱা বুলি গণ্য কৰা হ'ব।

- ✓ গতিকে আইন অনুসৰি গেমিং কাৰ্যকলাপৰ অনুমতি দিয়া কামবোৰত দক্ষতাৰ প্ৰয়োজন হয়, আনহাতে জুৱাৰ কামবোৰ আকস্মিকতাৰ ওপৰত নিৰ্ভৰশীল।

•অনলাইন জুৱাৰ সৈতে জড়িত সমস্যা সমূহ কি কি?

১.আৰ্থিক আৰু সামাজিক সমস্যা:

- ✓ অনলাইন জুৱা খেলাটো অতি নিচায়ুক্ত হ'ব পাৰে, যাৰ ফলত গুৰুতৰ আৰ্থিক আৰু সামাজিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিহেতু ই সহজে উপলব্ধ, গতিকে খেলুৱৈয়ে খৰচ কৰা সময় আৰু ধনৰ পৰিমাণ গম নোপোৱাকৈয়ে ঘণ্টাৰ পিছত ঘণ্টা খেল খেলি থাকিব পাৰে।



২. অনিয়ন্ত্রিত:

✓ অনলাইন জুৰা প্ৰায়ে অনিয়ন্ত্ৰিত হয়, যাৰ ফলত প্ৰৰঞ্জনামূলক কাৰ্যকলাপ সহজে সংঘটিত হয়। ইয়াৰ ফলত খেলুৱৈসকলে তেওঁলোকৰ ধন হেৰুৱাব পাৰে বা তেওঁলোকৰ ব্যক্তিগত তথ্যৰ লগত আপোচ কৰিব পাৰে। ভাৰতত জুৰা খেলৰ জটিল আইন আছে আৰু বেছিভাগ ৰাজ্যতে জুৰা উপলব্ধ নহয়। জুৰাৰ ওপৰত প্ৰতিখন ৰাজ্যৰ নিজস্ব অধিকাৰ আছে।

৩. ধন সৰবৰাহৰ উপায়:

✓ অনলাইন জুৰাক ধন সৰবৰাহৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি, য'ত খেলুৱৈয়ে অনলাইন একাউন্টত বৃহৎ পৰিমাণৰ নগদ ধন জমা কৰিব পাৰে আৰু তাৰ পিছত বৈধ ৰূপত ধন উলিয়াব পাৰে।

৪. চাইবাৰ আক্ৰমণৰ প্ৰৱণতা:

✓ অনলাইন জুৰাৰ চাইটসমূহ চাইবাৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত খেলুৱৈসকলৰ স্পৰ্শকাতৰ ব্যক্তিগত আৰু আৰ্থিক তথ্য চুৰি হ'ব পাৰে।

৫. সামাজিকভাৱে বিচ্ছিন্নতা:

✓ অনলাইন জুৰাৰ ফলত সামাজিক বিচ্ছিন্নতা আহিব পাৰে, কিয়নো খেলুৱৈয়ে অনলাইনত ঘণ্টাৰ পিছত ঘণ্টা খেল খেলিব পাৰে, যাৰ ফলত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সামাজিক যোগাযোগৰ অভাৱ হয়।

• অনলাইন জুৰাৰ সুবিধা কি কি?

১. সুবিধা: ইন্টাৰনেট সংযোগৰ সহায়ত নিজৰ ঘৰৰ পৰা বা যিকোনো ঠাইতে অনলাইন জুৰা খেলিব পাৰি, যাৰ ফলত পৰম্পৰাগত জুৰা পদ্ধতিতকৈ অধিক সুবিধাজনক হৈ পৰে।

২. সুলভতা: অনলাইন জুৰা প্ৰায়ে বিশেষভাৱে সক্ষম লোক বা ঘৰৰ পৰা ওলাই অহাত অসুবিধা পোৱা লোকৰ বাবে অধিক সুলভ হয়, যাৰ ফলত তেওঁলোকে জুৰাৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰে যিবোৰ অন্যথা তেওঁলোকৰ বাবে কঠিন বা অসম্ভৱ হ'ব।



৩.ৰাজহ আহৰণ: অনলাইন জুৰা খেলে কৰ আৰু নিয়ন্ত্ৰণৰ জৰিয়তে ভাৰত চৰকাৰৰ বাবে যথেষ্ট ৰাজহ আহৰণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও অনলাইন জুৰা উদ্যোগে ভাৰতীয় উদ্যোগীসকলৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে, যিয়ে নিজাকৈ অনলাইন জুৰা প্লেটফৰ্ম বিকশিত আৰু পৰিচালনা কৰিব পাৰে।

২.ড. ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা ড° লক্ষহীৰা দাসক প্ৰদান(Dr. Bhupen Hazarika Cultural Award presented to Dr Lakshahira Das)

- গুৱাহাটীৰ ৰটাৰী ক্লাবে গৌহাটী প্ৰেছ ক্লাৱত বিশিষ্ট কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ **ড° লক্ষহীৰা দাসক** ড° ভূপেন হাজৰিকা সাংস্কৃতিক বঁটা প্ৰদান কৰে।

৩.বি এন কলেজৰ শিক্ষকৰ পৰীক্ষাত খোৱাপানীৰ পৰা ফ্ল'ৰাইড আঁতৰোৱাৰ বাবে কলৰ খোলা ব্যৱহাৰ কৰা হয় (BN College teacher's experiment uses banana peels for fluoride removal from drinking water)

- **প্ৰসংগ** -ভোলানাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড° সুস্মিতা সেন গুপ্তাই পানী বিশুদ্ধকৰণ প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।
✓ কলৰ খোলা ব্যৱহাৰ কৰি তেওঁৰ উদ্ভাৱনী পৰীক্ষাই খোৱাপানীত ফ্ল'ৰাইডৰ পৰিমাণ সফলভাৱে হ্ৰাস কৰে।

•পদ্ধতি -

- ✓ ব্যয়বহুল আৰু জৈৱিক পদ্ধতিৰ সন্ধানত ডাঃ সেন গুপ্তাই বজাৰৰ পৰা তিনিটা ভিন্ন কলৰ জাত ক্ৰয় কৰিছিল। প্ৰায় সাত দিন সূৰ্যৰ পোহৰত খোলাবোৰ শুকুৱাবলৈ দিয়াৰ পিছত মিহিকৈ গুড়ি কৰি গুড়ি কৰা হৈছিল।
- ✓ তাৰ পিছত এই গুড়িটো পানীৰ সৈতে মিহলাই ডিফ্ল'ৰাইডেচন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল, 'বেচ পদ্ধতিৰে, প্ৰায় ৩০ মিনিটৰ বাবে সম্পূৰ্ণ কৰিবলৈ আৰু খোৱাপানীৰ অতিৰিক্ত ফ্ল'ৰাইড আয়নৰ পৰা ফলপ্ৰসূভাৱে মুক্ত কৰা হৈছিল।
- ✓ এই আৱিষ্কাৰে ডিফ্ল'ৰাইডেচনৰ বিকল্প পদ্ধতিৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে, যিয়ে বিশুদ্ধ আৰু নিৰাপদ খোৱাপানীৰ উন্নত সুবিধাৰ বাবে আশাৰ ৰশ্মি প্ৰদান কৰে।